

На приобретение мужа
Атхарваведа VI, 60

अथर्ववेदसंहिता। पतिलाभः

अ॒य॒मा॒ या॒त्य॒र्य॒मा॒ पु॒र॒स्ता॒द्वि॒षि॒त॒स्तु॒पः॑ ॥

अ॒स्या॒ इ॒च्छ॒न्न॒ग्रु॒वै॒ प॒ति॒मु॒त॒ जा॒या॒म॒जा॒न॒ये॑ ॥ १ ॥

purastāt *adv.* - впереди, дальше; в присутствии *к.-л.*;

viṣita (p.p. om vi√ṣo) – развязанный, открытый;

stupa *m* – узел или пучок волос;

agrū *f* – незамужняя;

ajāni *m* – неженатый;

अ॒श्र॒म॒दि॒य॒म॒र्य॒म॒न्न॒न्या॒सां॑ स॒म॒नं॑ य॒ती॒ ।

अ॒ङ्गो॑ न्व॒र्य॒म॒न्न॒स्या॒ अ॒न्याः॑ स॒म॒न॒मा॒य॒ति॑ ॥ २ ॥

samana *n* – встреча, собрание, праздник, торжество;

aṅga, u, nu – *ведийские усилительные частицы*;

धा॒ता॒ दा॑धा॒र॒ पृ॒थि॒वीं॑ धा॒ता॒ द्या॒मु॒त॒ सूर्य॑म् ।

धा॒ता॒स्या॒ अ॒ग्रु॒वै॒ प॒तिं॑ द॒धा॒तु॒ प्र॒ति॒का॒म्य॑म् ॥ ३ ॥

√dhā III U.- давать; ставить, класть, делать;

pratikāmyam *adv.* – как угодно, по желанию.